

དཀར་ཆག །

- ཆོས་མངོན་པ་མཛོད་ཀྱི་སྒྲི་དོན་དཀར་གནད་ལེགས་པར་བཤད་པ་རྩེ་བཅུན་ཆོས་ཀྱི་
 རྒྱལ་མཚན་དཔལ་བཟང་པོས་མཛད་པའི་ཚུལ་བཤད་པ་མཛོད།(1)
- སྒྲི་འགྲེའི་སྒྲི་བཤད།(1)
- དང་པོ། བསྟན་བཅོས་རྩུ་མ་པ་ལ་འཇུག་པའི་བྱ་བ།(3)
- གྲ། མཚོད་བཛོད་སྒྲི་དུ་འགྲོ་བས་རྩུ་མ་པར་དམ་བཅའ་བ།(3)
- ཁ། མཚོད་པར་བཛོད་པ།(3)
- གྲ། དགོས་དོན།(3)
- གྲ། བསྟན་དོན།(4)
- གྲ། ཆོག་དོན།(4)
- ང། ཆོག་དོན་དངོས་བཤད་པ།(4)
- ང། མཐའ་དབྱེད་པ།(8)
- ཅ། བཤད་བྱའི་ལུང་དགོད་པ།(8)
- ཅ། ལུང་དེའི་དོན་བཤད་པ།(8)
- ཆ། དེགས་པ་འགོད་པ།(8)
- ཆ། དེའི་ལན།(9)
- ཁ། རྩུ་མ་པར་དམ་བཅའ་བ།(10)
- གྲ། རྒྱ་བ་སྒྲི་དུ་འགྲོ་བས་མཚན་དོན་བཤད་པ།(10)
- ཁ། ཆོས་མངོན་པའི་མཚན་དོན་བཤད་པ།(10)

- ག༡ རོན་དམ་པའི་ཚོས་མངོན་པ་བཤད་པ།(10)
- ག༡ བརྟམ་བཏགས་པའི་ཚོས་མངོན་པ་བཤད་པ།(13)
- ཁ༡ མཛོད་ཀྱི་མཚན་རོན་བཤད་པ།(16)
- ག༡ དགོས་པ་སྟོན་དུ་འགྲོ་བས་སྟོན་པས་གསུངས་པར་སྒྲུབ་པ།(16)
- ཁ༡ དགོས་འབྲེལ་གྱི་ངག་རོན།(16)
- ཁ༡ དགོས་འབྲེལ་གྱི་སྒྱི་རོན།(18)
- གཉིས་པ། བསྟན་བཅས་དངོས་ཀྱི་རོན་བཤད་པ།(19)**
- ག༡ བརྟམ་བཏགས་བཟུང་བ།(19)
- ཁ༡ ཟག་བཅས་ཟག་མེད་ཀྱི་མཚན་ཉིད་བཤད་པ།(19)
- ཁ༡ དབྱེ་བ་བཤད་པ།(21)
- ག༡ དེའི་རང་བཞིན་རྒྱས་པར་བཤད་པ།(21)
- ཁ༡ མདོར་བསྟན་པ།(21)
- ག༡ ཟག་བཅས་མདོར་བསྟན་པ།(21)
- ག༡ ཟག་མེད་མདོར་བསྟན་པ།(22)
- ཁ༡ རྒྱས་པར་བཤད་པ།(23)
- ག༡ འདུས་མ་བྱས་རྒྱས་པར་བཤད་པ།(23)
- ག༡ འདུས་བྱས་རྒྱས་པར་བཤད་པ།(24)
- ང༡ སྒྱིར་བསྟན་པ།(24)
- ང༡ སོ་སོར་བཤད་པ།(25)

ཅ༡ གནས་དང་པོ། ཁམས་བསྟན་པ།

- ཆ༡ འདུས་བྱས་ཀྱི་མིང་གི་རྣམ་གྲངས་བཤད་པ།(25)

༤༡ སྤྱི་དོན།	(25)
༥༡ མཚན་ཉིད།	(25)
༥༢ དབྱེ་བ།	(26)
༥༣ རྣམ་གྲངས།	(26)
༥༤ སྒྲ་བཤད་པ།	(26)
༥༥ སྤང་པོ་ལྷ་རྩལ་གཅིག་དང་རྩལ་ཐ་དད་ལ་དབྱེད་པ།	(27)
༤༢ གཞུང་དོན།	(27)
ཆ༡ ཟག་བཅས་ཀྱི་མིང་གི་རྣམ་གྲངས།	(27)
ཆ༢ སྤང་ཁམས་སྒྲིམ་ཆེད་རྒྱས་པར་བཤད་པ།	(28)
༤༣ སྤང་ཁམས་སྒྲིམ་ཆེད་ཀྱི་རང་བཞིན།	(28)
༥༣ རང་བཞིན་དངོས།	(28)
༥༣ སྤང་པོའི་རང་བཞིན།	(28)
ཐ༡ སྤྱི་དོན།	(28)
ཐ༢ གཞུང་དོན།	(29)
༥༣ ཁམས་ཀྱི་རང་བཞིན།	(30)
ཐ༢ སྤྱི་དོན།	(30)
ཐ༢ གཞུང་དོན།	(32)
༥༣ སྒྲིམ་ཆེད་ཀྱི་རང་བཞིན།	(32)
ཐ༢ སྤྱི་དོན།	(32)
ཐ༢ གཞུང་དོན།	(34)
༥༤ དེ་ལས་འཕྲོས་པ་རྣམ་པར་རིག་བྱེད་མ་ཡིན་པའི་གཞུགས་བཤད་པ།	(34)

ཐ༡ སྤྱི་དོན།	(34)
ད༡ མཚན་ཉིད།	(34)
ད༡ དབྱེ་བ།	(36)
ད༡ སྤྱི་བྱེད་ཀྱི་རིགས་པ།	(36)
ད༤ ཚེས་ཀྱི་ཁྱད་པ་བ།	(37)
ད༥ རྩོད་པ་སྤོང་བ།	(38)
ཐ༡ གཞུང་དོན།	(39)
ད༥ ཞུང་ལ་འབྱུང་བ་བཞི་བཤད་པ།	(39)
ཐ༡ སྤྱི་དོན།	(39)
ཐ༡ གཞུང་དོན།	(40)
ད༥ སྤྱི་བྱེད་ཀྱི་མ་བཞི་བཤད་པ།	(41)
ཐ༡ སྤྱི་དོན།	(41)
ཐ༡ གཞུང་དོན།	(43)
ད༡ སྤྱི་བྱེད་ཀྱི་མཚན་གསུམ་པོ་སོ་སོའི་སྤྱི་དོན་བཤད་པ།	(44)
ད༡ དེ་དག་དེས་པའི་རྒྱུ་མཚན།	(45)
ད༡ ཚེས་འདུག་ཉིས་ཀྱི་སྤྱི་བྱེད་ལོགས་སུ་འཛོག་པའི་རྒྱུ་མཚན།	(45)
ད༡ འདུས་མ་བྱས་ལ་སྤྱི་བྱེད་པའི་ཚེས་འཛོག་པའི་རྒྱུ་མཚན།	(46)
ད༡ སྤྱི་བྱེད་ཀྱི་མཚན་གྱི་གོ་རིམ་དེས་ཚུལ།	(46)
ད༡ ཚེས་གཞན་བསྐྱེད་ཚུལ།	(47)
ད༡ སྤྱི་བྱེད་ཀྱི་རྒྱུ་མཚན་པའི་རབ་དབྱེ།	(50)
ད༡ རོ་བོ་ལ་ལྟོས་པའི་རབ་དབྱེ་བཤད་པ།	(50)

༡༡ གྲོགས་ལ་ལྟོས་པའི་རབ་དབྱེ་བདུན།	(51)
༡༢ རྒྱ་འབྲས་ལ་ལྟོས་པའི་རབ་དབྱེ་གསུམ།	(51)
༡༣ མདོ་དོན་ལ་ལྟོས་པའི་རབ་དབྱེ།	(51)
༡༤ སྒང་བྱ་ལ་ལྟོས་པའི་རབ་དབྱེ།	(51)
༡༥ རབ་དབྱེ་གཞན་བསྟན་པ།	(52)

ཅན་གནས་གཉིས་པ་དབང་པོ་བསྟན་པ།

ཀ། དབང་པོའི་རྣམ་གཞག །	(55)
ང། དབང་པོའི་རང་བཞིན།	(55)
ཅ། སྐབས་སུ་བབ་པའི་དབང་པོའི་ངོ་བོ།	(59)
ཆ། དབང་པོའི་རབ་དབྱེ།	(63)
ཇ། དབང་པོའི་རྟེན་གཏོང།	(63)
ཉ། དག་སྦྱང་ཚུལ་གྱི་འབྲས་བུ་དབང་པོ་དུས་འཐོབ་པ།	(63)
ཏ། དབང་པོའི་ལྡན་ཚུལ།	(66)
ཐ། འདུས་བྱས་ཀྱི་སྦྱེ་ཚུལ།	(66)
ཊ། གཞུགས་ཅན་གྱི་སྦྱེ་ཚུལ།	(66)
ཋ། སྦྱི་དོན།	(66)
ཌ། གཞུང་དོན།	(68)
ཎ། གཞུགས་ཅན་མ་ཡིན་པའི་སྦྱེ་ཚུལ།	(68)
ཏ། མདོར་བསྟན་པ།	(68)
ད། སྦྱི་དོན།	(68)
བ། སེམས་སེམས་བྱུང་གི་མཚན་ཉིད།	(68)

ཐ༡ དབྱེ་བ།	(69)
ད༡ སེམས་ཀྱི་དབྱེ་བ།	(69)
ད༡ སེམས་བྱུང་གི་དབྱེ་བ།	(69)
ན༡ རྩེ་ཚན་དུ་ངེས་པའི་སེམས་བྱུང་།	(69)
ན༡ རྩེ་ཚན་དུ་མ་ངེས་པའི་སེམས་བྱུང་།	(71)
ད༡ གཞུང་དོན།	(72)
ཉ༡ སེམས་ཀྱི་ས་མང་རྒྱས་པར་བཤད་བ།	(72)
ད༡ མཚུངས་ལྡན་གྱི་འདུ་བྱེད་བཤད་བ།	(72)
ཐ༡ སྤྱི་དོན།	(72)
ཐ༡ གཞུང་དོན།	(75)
ད༡ མཚུངས་ལྡན་མ་ཡིན་པའི་འདུ་བྱེད་བཤད་བ།	(75)
ཐ༡ དབྱེ་བ།	(75)
ད༡ སྤྱི་དོན།	(75)
ད༡ གཞུང་དོན།	(76)
ཐ༡ སོ་སོའི་མཚན་ཉིད།	(76)
ད༡ ཐོབ་མ་ཐོབ་བཤད་བ།	(76)
ན༡ ཐོབ་པ་བཤད་བ།	(76)
ན༡ མ་ཐོབ་པ་བཤད་བ།	(80)
ད༡ སྐལ་མཉམ་བཤད་བ།	(81)
ད༡ འདུ་གེས་མེད་པ་བཤད་བ།	(82)
ད༤ སྒྲོམས་འཇུག་གཉིས་བཤད་བ།	(83)

ན། འདྲ་ཤེས་མེད་པའི་སྣོ་མས་འཇུག་བཤད་པ།	(83)
ན། འགོག་པའི་སྣོ་མས་འཇུག་བཤད་པ།	(83)
ན། དེ་གཉིས་ཀའི་རྟེན་བྱ་མོང་དུ་བསྟན་པ།	(84)
ད། སྟོག་བཤད་པ།	(85)
ད། སྟེ་སྟགས་མཚན་ཉིད་བཞི་བཤད་པ།	(86)
ད། མིང་སྟགས་ཚོགས་གསུམ་བཤད་པ།	(88)
ཐ། མཇུག་བསྟུ་བ།	(89)
ཆ། རྒྱ་རྒྱུན་འབྲས་གསུམ་བཤད་པ།	(90)
ཇ། རྒྱ་དུག་བཤད་པ།	(90)
ཉ། སྤྱི་དོན།	(90)
ཉ། གཞུང་དོན།	(92)
ཇ། འབྲས་བུ་ལྔ་བཤད་པ།	(93)
ཉ། སྤྱི་དོན།	(93)
ཉ། གཞུང་དོན།	(95)
ཇ། རྒྱུན་བཞི་བཤད་པ།	(95)
ཉ། སྤྱི་བསྟན་པ།	(95)
ཉ། རྒྱས་པར་བཤད་པ།	(97)
༧། དེ་མ་ཐག་རྒྱུན་ཕྱེ་བྲག་ཏུ་བཤད་པ།	(97)
ཐ། སྤྱི་དོན།	(97)
ད། སྤྱི་སེམས་ཀྱི་དབྱེ་བ་བཤད་པ།	(97)
ད། དེ་མ་ཐག་རྒྱུན་རྒྱུན་དང་སྤྱི་བ།	(98)

- ན། དུས་ནམ་གྱི་ཆེ་རྒྱུན་དང་རྒྱུན་ཅན་དུ་འགྱུར་བ།(98)
- ན། སེམས་བརྩུག་ཉིས་ཀྱི་རྒྱུན་དང་རྒྱུན་དུ་སྦྱར་བ།(100)
- ན། སེམས་ཉི་ཤུའི་རྒྱུན་དང་རྒྱུན་ཅན་དུ་སྦྱར་བ།(101)
- ད། ཁམས་གསུམ་གྱི་ཉོན་མོངས་ཅན་གྱི་སེམས་གང་མངོན་དུ་གྱུར་པ་ན་གསར་དུ་དུ་
རྟོན་དབྱེད་བ།(101)

ཅ། གནས་གསུམ་པ་འཛིག་རྟེན་བསྟན་བ།

- ཆ། སེམས་ཅན་གྱི་འཛིག་རྟེན་བཤད་བ།(103)
- ཇ། སེམས་ཅན་གྱི་དབྱེ་བ།(103)
- ན། ཁམས་གསུམ་བཤད་བ།(103)
- ད། འདོད་པའི་ཁམས་བཤད་བ།(103)
- ད། གཞུགས་ཀྱི་ཁམས་བཤད་བ།(104)
- ད། གཞུགས་མེད་ཀྱི་ཁམས་བཤད་བ།(104)
- ན། འགོ་བ་ལྔ་བཤད་བ།(105)
- ཇ། ཆོས་ཀྱི་བྱང་པར་རྣམ་ཤེས་གནས་པ་བདུན་བཤད་བ།(106)
- ཇ། རང་བཞིན་རྒྱས་པར་བཤད་བ།(107)
- ན། འཇུག་རྩུ་བ།(107)
- ད། གང་དུ་འཇུག་པའི་སྤྱེ་གནས་བཞི་བཤད་བ།(107)
- ད། གང་གིས་འཇུག་པའི་བར་སྤྱིད་བཤད་བ།(108)
- ཐ། མཆན་ཉིད།(108)
- ཐ། དབྱེ་བ།(109)
- ཐ། སྦྱབ་བྱེད།(110)

ད། རྩོད་པ།	(110)
ད། དེའི་ལན།	(110)
ན། རིགས་པའི་སྐབ་བྱེད།	(110)
ན། ལུང་གི་སྐབ་བྱེད།	(111)
ན། བར་སྤྱིད་ན་གནས་པའི་རྟགས་བཤད་པ།	(112)
ཐ། བར་སྤྱིད་ཀྱི་ཤ་ཚུགས།	(113)
ཐ། ཚོས་ཀྱི་བྱང་པར།	(113)
ད། བར་སྤྱིད་ཀྱི་བོང་ཚད།	(113)
ད། ཚེ་ཚད།	(114)
ད། ཡུལ་གྱི་བྱང་པར།	(115)
ད། རྒྱས་མཐུ།	(115)
ན། རྩ་ལྷུལ་གྱི་བྱང་པར།	(115)
ན། རོ་བོའི་བྱང་པར།	(116)
ན། བར་དོར་དག་སྤྱི་གི་ལས་གསོག་པ་ཡོད་མེད་དཔྱད་པ།	(116)
ན། ཁ་ཟས་ཀྱི་བྱང་པར།	(117)
ད། མིང་གི་བྱང་པར་དང་ངེས་ཚིག།	(117)
ཐ། སྤྱི་གནས་འཇུག་ཚུལ།	(118)
ཐ། འགོ་ཚུལ།	(118)
ཐ། ཁ་དོག་དང་ཉམས་སྒྲུང་གི་བྱང་པར།	(119)
ན། གནས་ཚུལ།	(119)
ད། གང་ལ་གནས་པ་སེམས་ཅན་གྱི་རྟེན་འབྲེལ།	(119)

ཐ༡ སྤྱིར་བསྟན་པ།	(119)
ཐ༡ རྒྱལ་པར་བཤད་པ།	(120)
ད༡ གནས་སྐབས་ཀྱི་རྟེན་འབྲེལ།	(120)
ད༡ སྐབས་སུ་བབ་པའི་ངོ་བོ།	(122)
ད༡ ཡན་ལག་གསུམ་དབེ་དང་སྦྱར་བ།	(122)
ཐ༡ བསྟན་པ།	(123)
ད༡ གང་གིས་གནས་པ་ཟས་ཀྱི་རྟེན་འབྲེལ།	(123)
ཐ༡ མདོར་བསྟན་པ།	(123)
ཐ༡ སྤྱིའི་དོན།	(124)
ད༡ ཟས་ཀྱི་མཚན་ཉིད།	(124)
ད༡ དབྱེ་བ།	(124)
ད༡ མོ་མའི་རང་བཞིན།	(124)
ད༧ བྱེད་ལས།	(126)
ཉ༡ འགོ་རྒྱུ་ལ།	(127)
མ༡ ལྷོད་ཀྱི་འཛིག་རྟེན་བཤད་པ།	(129)
ཐ༡ རིམ་པ་བཤད་པ།	(129)
ཉ༡ རྟེན་དཀྱིལ་འཁོར་གསུམ་བཤད་པ།	(129)
ཉ༡ བརྟེན་པ་རིམ་ཚོ་སྤྱིར་གསུམ་བཤད་པ།	(130)
ད༡ རི་བཤད་པ།	(130)
ད༡ མཚོ་བཤད་པ།	(131)
ད༡ སྤྱིར་བཤད་པ།	(132)

ཐ༡ གླིང་གི་གཙོ་བོ་བཤད་པ།	(132)
ཐ༢ གླིང་ཕན་བཤད་པ།	(134)
ཐ༣ འཇམ་བུ་གླིང་གི་བྱང་ཚུལ་གྱི་བཤད་པ།	(134)
ཉ༡ སེམས་ཅན་གྱི་སྣོད་ཀྱི་བཤད་པ།	(137)
ཉ༡ དེའི་བཤད་པ།	(137)
ཐ༡ ངན་སོང་བའི་གནས་བཤད་པ།	(137)
ཐ༢ མཐོ་རིས་ལྟའི་གནས་བཤད་པ།	(139)
ད༡ ས་དང་འབྲེལ་བའི་ལྟ་གནས་བཤད་པ།	(139)
ན༡ རྒྱལ་ཆེན་བཞེད་པའི་གནས་བཤད་པ།	(139)
པ༡ གཞུལ་མེད་ཁང་ལ་བརྟེན་པ།	(139)
པ༡ སྤྱི་དོན།	(139)
བ༡ ཉི་ཟླ་རིམ་ཅམ་ནས་འཆར་བ།	(139)
བ༢ ཉི་ཟླ་འདྲིའི་ལུས་འཁོར་གྱི་ཆད།	(140)
བ༣ བྱང་ཚུལ་རྒྱས་པར་བཤད་པ།	(140)
བ༤ ཞར་ལ་སྐར་མའི་ཆད་བསྟན་པ།	(141)
པ༢ གཞུང་དོན།	(141)
བ༡ སྤྱིར་བཤད་པ།	(141)
མ༡ གཞན་ལུགས་དགག་པ།	(141)
མ༢ རང་ལུགས་བཞག་པ།	(144)
བ༢ ཉི་མ་གླིང་ལ་བྱ་བ་བྱེད་ཚུལ།	(145)
མ༡ སྤྱི་དོན།	(145)

ཙ། དུས་ཀྱི་རྣམ་བཞག་སྒྱིར་བསྟན་པ།	(145)
ཛ། དུས་ཀྱི་ཕྱི་མོ་ལོ།	(145)
ཇ། དེ་ལས་ཕྱེ་བའི་དུས་ཚིགས་ཀྱི་རྣམ་གཞག །	(147)
ཉ། དངོས་བཤད་པ།	(147)
ཏ། དུས་བཞི་བྱེ་བྲག་རྒྱ་བཤད་པ།	(147)
ཐ། ཉི་མའི་བགོད་པའི་དབང་གིས་ལོ་གཅིག་ལ་དུས་བཞིར་འབྱུང་ཚུལ།	(147)
ཐ། ལྷ་བའི་བགོད་པའི་དབང་གིས་དུས་བཞི་ལ་ལྷ་བ་བཅུ་གཉིས་འབྱུང་ཚུལ།	(148)
ཐ། ལོ་དང་དུས་ཀྱི་འགོ་འཛིན་ཚུལ་དངོས།	(149)
ཏ། གཞན་ལྷགས་དགག་པ།	(149)
ཏ། རང་ལྷགས་བཞག་པ།	(151)
ཙ། དེ་ལ་བརྟེན་ནས་ཞག་མི་སྐབ་པ་དང་ཤོལ་དོར་ཚུལ་བཤད་པ།	(152)
ཙ། ཞག་མི་སྐབ་དོར་བའི་ཚུལ།	(152)
ཙ། གསོ་སྦྱང་བཅུ་བཞི་པའི་དུས་ངོས་བཟུང་བ་ལྷ་ཤོལ་འདོར་བའི་རྒྱ་མཚན་དང་བཅས་པ།	(153)
ཙ། དེ་ལ་བརྟེན་ནས་འདུལ་བའི་ལྷགས་ཀྱི་གཞི་གསུམ་གྱི་རྣམ་གཞག་བསྟན་ཏེ་བསྟན་པ།	(155)
ཙ། གཞུང་འདིའི་སྐབས་དོན་དང་སྒྱུར་ཏེ་མངོན་པའི་ལྷགས་ཀྱི་དབྱར་དགུན་གྱི་ཉི་མའི་ ཕྱོག་དུས་བཤད་པ།	(155)
ཙ། གཞན་ལྷགས་དགག་པ།	(155)
ཙ། རང་ལྷགས་བཞག་པ།	(157)
མ། གཞུང་དོན།	(157)
མ། རི་རབ་ལ་བརྟེན་པ།	(159)
ན། སུམ་རྩུ་རྩུ་གསུམ་པའི་གནས་བཤད་པ།	(160)

ན་ན ཞར་ལ་ལྷ་མིན་བཤད་པ།	(160)
ད་ན ས་དང་མ་འབྲེལ་བའི་ལྷ་གནས་བཤད་པ།	(162)
ད་ན དེ་དག་གི་སྒྲིམ་པ་བཤད་པ།	(163)
ཇ་ན སེམས་ཅན་གྱི་ཚད་དེ་ཉིད་བྱེ་བྲག་རྩ་བཤད་པ།	(164)
ཉ་༡ ལུས་ཚད་བཤད་པ།	(164)
ཉ་༡ ཆེ་ཚད་བཤད་པ།	(165)
ད་༡ མིའི་ཆེ་ཚད་བཤད་པ།	(165)
ད་༡ འདོད་ལྷ་འི་ཆེ་ཚད།	(165)
ད་༡ ཞར་ལ་ལྷ་མ་ཡིན་གྱི་ཆེ་ཚད་བཤད་པ།	(165)
ད་༢ གཟུགས་ཁམས་གྱི་ཆེ་ཚད།	(166)
ད་༢ གཟུགས་མེད་གྱི་ཆེ་ཚད།	(166)
ད་༢ ཆ་དཔྱལ་གྱི་ཆེ་ཚད།	(167)
ད་༢ རྩད་འགྲོའི་ཆེ་ཚད།	(167)
ད་༢ ཡི་དྲགས་གྱི་ཆེ་ཚད།	(167)
ད་༢ གང་དཔྱལ་གྱི་ཆེ་ཚད།	(168)
ན་༡ ཚད་དེ་དག་རྩོམ་གཞི་དང་རྩོམ་ཚུལ།	(168)
ད་༡ རྩོམ་གཞི།	(168)
ད་༡ རྩོམ་ཚུལ།	(169)
ཐ་༡ རྩལ་རྩོམ་ཚུལ།	(169)
ཐ་༡ ལོ་བསྐལ་བ་སོགས་རྩོམ་ཚུལ།	(169)
ད་༡ དག་དོན།	(169)

དཔ བསྐལ་པ་བཤད་པ།	(170)
ན། སྤྱིར་བཤད་པ།	(170)
ནཔ ཞར་བྱང་།	(171)
པ། བསྐལ་ཆེན་གྱི་ཞར་བྱང་།	(171)
པཔ འཛིག་བསྐལ་གྱི་ཞར་བྱང་།	(175)

ཅལ གནས་བཞི་པ་ལས་བསྟན་པ།

ཆ། མཚམས་སྒྱུར་པ།	(177)
ཆཔ ལས་དངོས་བཤད་པ།	(177)
ཇ། རོ་བོ།	(177)
ཇ། མདོར་བསྟན་པ།	(177)
ཇ། སྤྱི་དོན།	(177)
ཇ། མཚན་ཉིད།	(177)
ཇཔ དབྱེ་བ།	(178)
ཇཔ རྣམ་གྲངས།	(178)
ཇལ བྱད་པར་གྱི་ཚེས།	(179)
ད། ལས་ངེས་པའི་ཚུལ།	(179)
དཔ ལས་འཕེལ་ཆེ་བ།	(179)
དཔ ལས་མ་བྱས་པ་དང་མི་འབྲད་པ།	(180)
དལ བྱས་པ་ཚུད་མི་ཟ་བ།	(180)
དཔ ལས་ཀྱི་རྣམ་སྤྲིན་གྱི་འབྲས་སུ་འབྱིན་ཚུལ།	(180)
དཔ གཞུང་དོན།	(180)

༡༡ རྒྱལ་པར་བཤད་པ།	(181)
༡༡ ལས་ཀྱི་རང་བཞིན།	(181)
༡༡ ལས་གསུམ་སྤྱི་ཚོས་ཀྱི་བྱད་པར།	(181)
༡༡ རྒྱལ་པར་རིག་བྱེད་མ་ཡིན་པའི་དབྱེ་བ།	(183)
ཐ༡ མདོར་བསྟན་པ།	(183)
ཐ༡ རྒྱལ་པར་བཤད་པ།	(184)
ད༡ རྩོམ་པའི་ངོ་བོ་དང་དབྱེ་བ།	(184)
ན༡ མདོར་བསྟན་པ།	(184)
ན༡ སྤང་བྱ་རྒྱལ་པར་བཤད་པ།	(186)
ད༡ རྩོམ་པ་ལྟན་ཚུལ།	(188)
ད༡ ཐོབ་གཏོང་།	(188)
ན༡ ཐོབ་ཚུལ།	(188)
པ༡ རྩོམ་པའི་ཐོབ་ཚུལ།	(188)
པ༡ རྩོམ་པ་གསུམ་གྱི་ཐོབ་ཚུལ་སྤྱིར་བཤད་པ།	(188)
པ༡ སོ་ཐར་རྩོམ་པའི་རྒྱ་རྒྱུ་ལས་འགོ་བྱེ་བྲག་ཏུ་བཤད་པ།	(193)
བ༡ སྤྱི་དོན།	(193)
མ༡ རྒྱུ་ལས་ཡུལ་གྱི་དཀོན་མཆོག་གསུམ་ངོས་བཟུང་བ།	(193)
མ༡ དེ་གོལ་བ་དོན་གཉེར་གྱི་རྒྱུ་ལས་སུ་འོས་པའི་རྒྱ་མཚན།	(195)
མ༡ རྒྱ་གང་ལ་བརྟེན་པའི་ཚུལ་ཇི་ལྟར་གྱི་རྒྱུ་ལས་སུ་འགོ་བ།	(196)
མ༡ རྒྱུ་ལས་སུ་སོང་པའི་ཕན་ཡོན།	(197)
མ༡ རྒྱུ་ལས་སུ་འགོ་བའི་བསྐྱབ་བྱ་བཤད་པ།	(197)

བཟ རྩོམ་མཁན་གྱི་ཐོབ་ཚུལ།	(198)
བཟ བར་མའི་ཐོབ་ཚུལ།	(198)
ནཱ གཏོང་ཚུལ།	(198)
དལ རྩོམ་པ་ལྟན་པའི་གང་ཟག་བཤད་པ།	(198)
ཇཱ མདོ་ལས་བྱུང་བའི་རྣམ་གྲངས་བཤད་པ།	(199)
ཉ༡ མཚན་ཉིད།	(199)
ཉཱ མཚན་གཞིའི་དབྱེ་བ།	(200)
ད༡ ཆུ་འབྲས་ཀྱི་སྒོ་ནས་དབྱེ་བ།	(200)
དཱ ཏེན་གྱི་སྒོ་ནས་དབྱེ་བ།	(202)
དཱ འབྲས་བུའི་སྒོ་ནས་དབྱེ་བ།	(204)
དལ རོ་བོའི་སྒོ་ནས་དབྱེ་བ།	(204)
དལ བྱེད་ལས་ཀྱི་སྒོ་ནས་དབྱེ་བ།	(205)
ཐ༡ སྤང་བྱ་སྦྱིབ་པ་གཉིས་བཤད་པ།	(205)
ད༡ སྦྱོང་བ།	(205)
ན༡ མཚམས་མེད་ཀྱི་སྦྱིབ་པ།	(205)
ནཱ ཉོན་མོངས་པའི་སྦྱིབ་པ།	(211)
ནཱ གསུམ་པ་རྣམ་སྤྲིན་གྱི་སྦྱིབ་པ།	(211)
དཱ གཞུང་དོན།	(211)
ཐཱ ཏེན་བྱ་བསོད་ནམས་བྱ་བའི་གཞི་བཤད་པ།	(211)
ད༡ སྦྱིན་པ་ལས་བྱུང་བའི་བསོད་ནམས་བྱ་བའི་གཞི་བཤད་པ།	(211)
དཱ ཆུལ་བྱིམས་ལས་བྱུང་བའི་བསོད་ནམས་བྱ་བའི་གཞི་བཤད་པ།	(215)

ད ༣ སྒོམ་པ་ལས་བྱུང་བའི་བསོད་ནམས་བྱ་བའི་གཞི་བཤད་པ།(216)

ཐ ༣ ཆ་མཐུན་གྱི་དག་ཅ་གསུམ་བཤད་པ།(217)

ཐ ༤ རྣམ་གྲངས་གཞན་བསྟན་པ།(217)

ཅ ༥ གནས་ལྷ་པ་ཐ་རྒྱས་བསྟན་པ།

ཀ ༡ མཚན་ཉིད།(218)

ཀ ༢ དབྱེ་བ།(219)

ང ༡ ཅ་བའི་དབྱེ་བ།(219)

ང ༢ ཟུང་པར་གྱི་དབྱེ་བ།(219)

ཉ ༡ དབང་བའི་སྒོ་ནས་བརྟན་དུ་དབྱེ་བ།(219)

ཉ ༢ ལྷ་བའི་སྒོ་ནས་བརྟན་དབྱེ་བ།(220)

ཉ ༣ ཁམས་ཀྱི་སྒོ་ནས་གོ་བརྟན་དུ་དབྱེ་བ།(220)

ང ༣ ཞར་བྱུང་བཤད་པ།(221)

ཉ ༡ སྤང་བྱ་གཉིས་ཀྱི་ངེས་པ།(221)

ཉ ༢ ལྷ་བ་ལྷ་སོ་སོའི་མཚན་ཉིད།(222)

ཉ ༣ ལྷ་བ་ཐ་མ་དང་འབྲེལ་བའི་ཚུད་སྤང་།(222)

ཉ ༤ ཕྱིན་ཅི་ལོག་གི་རབ་དབྱེ།(223)

ཉ ༥ ང་རྒྱལ་གྱི་དབྱེ་བ་སྒྲིམ་པ་དང་བཅས་པ།(224)

ཀ ༣ རྣམ་པའི་བྱེ་བྲག་བཤད་པ།(225)

ང ༡ རྒྱལ་ལྷོས་པའི་རབ་དབྱེ།(225)

ང ༢ དམིགས་ལུལ་ལ་ལྷོས་པའི་རབ་དབྱེ།(225)

ང ༣ རོ་བོ་ལ་ལྷོས་པའི་རབ་དབྱེ།(225)

ཇ༤ རྒྱལ་ལྗོན་པའི་རབ་དབྱེ་དང་ལྷན་ཚུལ།	(226)
ཇ༥ ཡུལ་ཅན་གྱི་བྱེ་བྲག།	(230)
ཇ༦ སེམས་པ་རྒྱས་དང་བཅས་ཚུལ།	(230)
ཇ༧ ཉན་མོངས་སྒྲིལ་ཚུལ།	(231)
ཇ༨ རྣམ་གྲངས།	(231)
ཇ༩ གང་དང་མཚུངས་པར་བསྟན་པ།	(236)
ཇ༩ སྒྲིབ་པ་ལྟ་བུ་བྲག་ཏུ་བཤད་པ།	(236)
ཇ༩ སྒྲངས་པའི་འབྲས་བུ་ཡོངས་ཤེས།	(237)

ཅ༤ གནས་དྲུག་པ་ལམ་དང་གང་ཟག་བསྟན་པ།

ཇ༡ དམིགས་ཡུལ་འཕགས་པའི་བདེན་པ།	(240)
ཇ༢ བདེན་མཐོང་མཛོན་པར་རྟོགས་པའི་རིམ་པ།	(241)
ཇ༣ མཛོན་རྟོགས་ལ་གནས་པའི་གང་ཟག།	(249)
ཇ༤ མཛོན་པར་རྟོགས་པའི་ལམ་བསྟན་པ།	(256)

ཅ༥ གནས་བདུན་པ་ཡེ་ཤེས་བསྟན་པ།

ཇ༡ ཤེས་པ་བཤད་པ།	(261)
ཇ༢ ལྷན་པ་བཤད་པ།	(265)
ཇ༣ ཐོབ་པ་བཤད་པ།	(266)
ཇ༤ ཡོན་ཏན་བཤད་པ།	(266)
ཇ༥ ཐུན་མོང་མ་ཡིན་པའི་ཡོན་ཏན།	(266)
ཇ༦ སྒྱིདོན།	(266)
ཇ༧ གཞུང་དོན།	(271)

༤༩ ཐུན་མོང་བའི་ཡོན་ཏན།(271)

ཅ༥ གནས་བརྒྱད་པ་སྟོམས་འཇུག་བསྟན་པ།

ཀ། སྟོམས་འཇུག་དངོས།(277)

ཁ། སྤྱི་དོན།(277)

ག། མཚན་ཉིད།(277)

ག༩ དབྱེ་བ།(277)

ག༩ བསྟན་པ།(278)

ག༩ སོ་སོའི་རང་བཞིན།(278)

ག༩ བྱེ་བྱག་རྒྱ་བསམ་གཏན་གྱི་ཡན་ལག་གི་དབྱེ་བསྟན།(281)

ག༩ ཉོན་མོངས་ཅན་ལ་ཡན་ལག་རྣམ་པར་མི་འཇོག་པའི་རྒྱ་མཚན།(283)

ག༩ བྱེ་བྱེ་ཆོས་བཤད་པ།(284)

༤༩ གཞུང་གི་དོན་ལ་མཐའ་དབྱེ་བ།(285)

ཀ༩ དེ་ལ་བརྟེན་པའི་ཡོན་ཏན།(289)

གསུམ་པ། བསྟན་བཅོས་གྱི་མཇུག་གི་དོན།(290)

ག༩ སྤྱི་དོན།(290)

ཁ༩ ཆོས་འཁོར་གྱི་མཚན་ཉིད།(290)

ཁ༩ དབྱེ་བ།(290)

ཁ༩ བསྟན་པའི་གནས་ཚད།(291)

ག༩ མདོ་སྟོགས་ནས་བསྟན་པའི་གནས་ཚད་མི་འདྲ་བ་གསུངས་པ་འགོད་པ།(291)

ག༩ དེ་དང་སྟོགས་གཞན་ནས་གསུངས་པ་མཐུན་མི་མཐུན་དབྱེ་བ།(297)

ག༩ བསྟན་པ་སྤྱི་དང་སྤྱི་དང་གྱི་རྣམ་གཞག་བཤད་པ།(298)